

এফডি-এইচডিএফচি বেঙ্কৰ সুদ গণনা কৰাৰ পদ্ধতি

আমি বছৰ এটাত থকা দিনৰ আচল সংখ্যাৰ ওপৰত ভিত্তি কৰি সুদ গণনা কৰো। যদিহে জমাখন অধিবৰ্ষ (লিপ'ইয়েৰ) বা অনা-অধিবৰ্ষ ধৰি থাকে, তেন্তে দিনৰ সংখ্যাৰ ভিত্তিত সুদ গণনা কৰা হ'ব, অৰ্থাৎ অধিবৰ্ষত 366 দিন আৰু অনা-অধিবৰ্ষত 365 দিন ধৰা হ'ব।

উদাহৰণ :

বছৰটোত দিনৰ সংখ্যা 365	বছৰটোত দিনৰ সংখ্যা 366 (অধিবৰ্ষ)
এফডি-ৰ মূলধন - 100000	এফডি-ৰ মূলধন - 100000
এফডি বুক কৰা তাৰিখ - 01-01-2010	এফডি বুক কৰা তাৰিখ - 01-01-2012
সুদৰ হাৰ - 8.00%	সুদৰ হাৰ - 8.00%
এফডি-ৰ ম্যাদ - 150 দিন	এফডি-ৰ ম্যাদ - 150 দিন
এফডি-ৰ ম্যাদপূৰ্তি তাৰিখ - 31-05-2010	এফডি-ৰ ম্যাদপূৰ্তি তাৰিখ - 30-05-2012
প্রদত্ত সুদ - $100000 \times 150 \times 8\% / 365 = 3287.67/-$	প্রদত্ত সুদ - $100000 \times 150 \times 8\% / 366 = 3278.69/-$

ফিক্সড ডিপজিটৰ ম্যাদপূৰ্বে সমাপ্তিৰ ক্ষেত্ৰত ধাৰ্য জৰিমনা

বেঙ্কৰ ফিক্সড ডিপজিট একাউন্টৰ নিয়ম আৰু চৰ্ত অনুযায়ী, চুইপ-ইন আৰু আংশিকভাবে সমাপ্তি সমন্বিতে, ফিক্সড ডিপজিটৰ ম্যাদপূৰ্বে সমাপ্তি ঘটোৱাৰ ক্ষেত্ৰত বেঙ্কে জৰিমনাকপে 1% হাৰ ধাৰ্য কৰিছে। ই 24 জানুৱাৰী, 2011 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব।

চেভিংচ একাউন্টৰ সুদৰ হাৰত পৰিবৰ্তন

- চেভিংচ বেঙ্ক একাউন্টত সুদ দিয়া হয় বছৰি 4.00% হাৰত।
- ইয়াক হিচাপ কৰা হয় দৈনিক একাউন্টত দিনটোৰ শেষত থকা বেলেঞ্চৰ ভিত্তিত।



এইচডিএফচি বেঙ্ক

আমি বুজি পাওঁ আপোনাৰ সংসাৰ